



THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্ব দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

নং 269 দিশপুৰ, বুধবাৰ, 14 জুন, 2017, 24 জেঠ, 1939 (শক)
No. 269 Dispur, Wednesday, 14th June, 2017, 24th Jaistha, 1939 (S.E.)

GOVERNMENT OF ASSAM
ORDERS BY THE GOVERNOR
ELECTION DEPARTMENT ::::: DISPUR

NOTIFICATION

The 14th June, 2017
24 Jyaistha, 1939 (Saka)

No.ELE.1/2017/172.- The following Public Notice for Presidential Election, 2017 is hereby published for general information.

FORM 1

(See rule 3 of the Presidential and Vice-Presidential Elections Rules, 1974)

PUBLIC NOTICE
OF
ELECTION TO THE OFFICE OF PRESIDENT OF INDIA

Whereas a notification under sub-section (1) of section 4 of the Presidential and Vice-Presidential Elections Act, 1952, for the holding of an election to fill the Office of President of India has been issued by the Election Commission, I, Anoop Mishra, the Returning Officer for such election, do hereby give notice that—

- (i) nomination papers may be delivered by a candidate or any one of his proposers or seconders to the undersigned at his office in Room No.18, Ground Floor, Parliament House, New Delhi, or if he is unavoidably absent, to the Assistant Returning Officers, Shri Ravindra Garimella, Joint Secretary or Shri Vinay Kumar Mohan, Director, Lok Sabha Secretariat, at the said office between 11 A.M. and 3 P.M. on any day (other than a public holiday) not later than the 28th June, 2017;
- (ii) each nomination paper shall be accompanied by a certified copy of the entry relating to the candidate in the electoral roll for the Parliamentary constituency in which the candidate is registered as an elector;
- (iii) every candidate shall deposit or cause to be deposited a sum of rupees fifteen thousand only. This amount may be deposited in cash with the Returning Officer at the time of presentation of the nomination paper or deposited earlier in the Reserve Bank of India or in a Government Treasury and in the latter case a receipt showing that the said deposit of the sum has been so made is required to be enclosed with the nomination paper;
- (iv) forms of nomination papers may be obtained from the above said office at the times aforesaid;
- (v) the nomination papers, other than those rejected under sub-section (4) of section 5B of the Act, will be taken up for scrutiny at the said office in Room No.18, Ground Floor, Parliament House, New Delhi on 29 June, 2017, at 11 A.M.;
- (vi) the notice of withdrawal of candidatures may be delivered by a candidate, or any one of his proposers or seconders who has been authorised in this behalf in writing by the candidate, to the undersigned at the place specified in paragraph (i) above before three o'clock in the afternoon of 1 July, 2017;
- (vii) In the event of the election being contested, the poll will be taken on 17 July, 2017 between the hours of 10 A.M. and 5 P.M. at the places of polling fixed under the rules.

NEW DELHI;

Dated, the 14th June, 2017

ANOOP MISHRA
Returning Officer
for Election to the Office of
President of India, 2017

প্ৰ-পত্ৰ নং-১

ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন নিয়মাবলী, ১৯৭৪, নিয়ম নং ৩ অনুসাবে

ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০১৭

ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন হেতু

ৰাজহুৱা জাননী

ভাৰতৰ ৰাষ্ট্ৰপতি পদ পূৰণৰ হেতু, নিৰ্বাচন কৰিবলৈ, ১৯৫২ চনৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইনৰ ৪ ধাৰাৰ (১) উপ-ধাৰাৰ অধীনত নিৰ্বাচন আয়োগে এখন অধিসূচনা ইতিমধ্যে জাৰি কৰিছে, এতিয়া, এই নিৰ্বাচনৰ কাৰণে - মই, ৰিটানিং বিষয়া অনুপ মিশ্ৰ ইয়াৰ দ্বাৰা জাননী দিব খুজিছো যে -

- (i) মনোনয়ন পত্ৰ সমূহ এজন প্ৰাৰ্থীয়ে বা তেওঁৰ প্ৰস্তাৱক বা সমৰ্থকৰ যি কোনো এজনে নিম্নস্বাক্ষৰকৰ্তাৰ কাৰ্য্যালয়ত কোঠা নং-১৮ ভূমিমহল সংসদ ভৱন, নতুন দিল্লী বা যদিহে তেওঁ অপৰিবৰ্তনীয় কাৰণত অনুপস্থিত থাকে, তেতিয়া সহকাৰী ৰিটানিং বিষয়া সকল, শ্ৰী ৰবিন্দ্ৰ গাৰিমেল্লা, যুটীয়া সচিব অথবা শ্ৰী বিনয় কুমাৰ মোহন, সঞ্চালক, লোকসভা সচিবালয় উক্ত কাৰ্য্যালয়ত ২০১৭ চনৰ ২৮ জুন তাৰিখলৈকে পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত (ৰাজহুৱা বন্ধ দিনৰ ব্যতিৰেকে) যি কোনো দিনতে জমা দিব পাৰিব ;
- (ii) প্ৰত্যেক মনোনয়ন পত্ৰৰ লগত যিটো সংসদীয় সমষ্টিৰ ভোটৰ তালিকাত তেওঁৰ নাম ভোটৰ হিচাপে পঞ্জীয়ন আছে, সেই সম্পৰ্কীয় এখন প্ৰত্যায়িত প্ৰতিলিপি গাঁঠি দিব লাগিব ;
- (iii) প্ৰত্যেক প্ৰাৰ্থীয়ে পোন্ধৰ হাজাৰ টকা জমা দিব লাগিব বা জমা কৰোৱাব লাগিব । এই ধনৰাশি মনোনয়ন পত্ৰ জমা দিয়াৰ সময়ত ৰিটানিং বিষয়াক নগদ জমা দিব পাৰে বা ইয়াৰ আগতেই ভাৰতৰ ৰিজাৰ্ভ বেংকত জমা দিব পাৰিব বা চৰকাৰী কোষাগাৰত জমা দিব পাৰিব আৰু এই অৰ্থত এনেদৰে জমা কৰা ধনৰ ৰচিদ, মনোনয়ন পত্ৰৰ লগত গাঁঠি দিব লাগিব ;
- (iv) মনোনয়নপত্ৰৰ প্ৰ-পত্ৰ, ওপৰোক্ত কাৰ্য্যালয়ত, ওপৰত উল্লেখ কৰা সময়ৰ ভিতৰত পোৱা যাব ;
- (v) উক্ত আইনৰ ৫ খ ধাৰাৰ (৪) উপ-ধাৰাৰ অধীনত খাৰিজ হোৱা মনোনয়ন পত্ৰ সমূহৰ বাদে, বাকী মনোনয়ন পত্ৰ সমূহ, উক্ত কাৰ্য্যালয়ত কোঠা নম্বৰ ১৮, ভূমি মহল, সংসদ ভৱন, নতুন দিল্লী ২০১৭ চনৰ ২৯ জুন তাৰিখে দিনৰ ১১ বজাত নিৰীক্ষণৰ বাবে লোৱা হব ;
- (vi) প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ জাননী, এজন প্ৰাৰ্থী বা প্ৰাৰ্থীজনে লিখিত ভাবে কৰ্তৃত্ব প্ৰদান কৰা যি কোনো এজন প্ৰস্তাৱক বা সমৰ্থকে ওপৰৰ দফা (i) ধাৰ্য্য কৰা স্থানত নিম্নস্বাক্ষৰকৰ্তাক ২০১৭ চনৰ ১ জুলাই তাৰিখে বিয়লি ৩ বজাৰ আগতে জমা দিব লাগিব ;

(vii) নিৰ্বাচন সন্দৰ্ভত যদিহে প্ৰতিদ্বন্দ্বিতা হয়, নিয়মাবলীৰ অধীনত ধাৰ্য্য কৰা ভোটগ্ৰহণ স্থানত ২০১৭ চনৰ ১৭ জুলাই তাৰিখ, পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত ভোটগ্ৰহণ কৰা হব ;

নতুন দিল্লী,

তাৰিখ ১৪ জুন, ২০১৭

স্বাক্ষৰ

অনূপ মিশ্ৰ
ৰিটাৰ্নিং বিষয়া
ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০১৭,
সচিব - প্ৰধান ,লোকসভা

দিগন্ত দাস,
যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া,
অসম।